


## পচন সাব



### **পচন সাব কি আৰু কেনেকৈ ই উপকাৰী?**

পচন সাব হ'ল জৈরিক পদাৰ্থ (গচ আৰু জীৱ-জন্মৰ অৱশিষ্ট অংশ) ব ওপৰত মাটিত থকা বেঞ্চেৰীয়া আৰু আন আন জীৱাণু বোৰে অহৰহ ক্ৰিয়া কৰি প্ৰস্তুত কৰা সাব। এই পচন সাব বোৰ ডাঠ মুগা বৰণৰ, লড়া বান্ধি থাকে আৰু ইয়াৰ এটা ভাল লগা গোন্ধ থাকে।

পচন সাবৰ ব্যৱহাৰ আৰু গুণসমূহ

- পচন সাব কম খৰচতে, অতি সহজে প্ৰস্তুত কৰিব পৰা যায়। পচন সাব মাটিত প্ৰয়োগ কৰিলে মাটিৰ গুণগত মান বৃদ্ধি পায় আৰু শস্যৰ শ্ৰী বৃদ্ধিও হয়।
- মাটিৰ গঠন-বাযু চলাচল কৰাত সহায় কৰে, পানী ওলাই ঘোৱাত সহায় কৰে, ভূমি ক্ষয় অৱৰোধ কৰে।
- মাটিৰ জীপ ধৰি বখাত সহায় কৰে।
- মাটিৰ গঠন উন্নত কৰি গচ গচনিক আহাৰ সুলভ কৰাত পচন সাবৰ গুৰুত্ব পূৰ্ণ ভূমিকা আছে। ইয়াৰ ওপৰিও মাটিৰ সাৰুৱা গুণ বৃদ্ধি হোৱাত পচন সাবৰ গুৰুত্ব আছে। পচন সাব প্ৰয়োগ কৰা শস্য, পোক পৰুৱা আৰু বেমাৰ আজাৰৰ পৰা কম আক্ৰান্ত হয়। কাৰণ, পচন সাব প্ৰয়োগ কৰি কৰা শস্য স্বাস্থ্যৱান হয়।

গচক খাদ্য যোগান ধৰাৰ ক্ষেত্ৰত বাসায়নিক সাব প্ৰয়োগ কৰাতকৈ পচন সাব প্ৰয়োগ হ'ল উত্তম পদ্ধতি। বাসায়নিক সাব প্ৰয়োগ কৰি গচ-গচনিব খাদ্য যোগান ধৰা হয় যদিও মাটিৰ গঠন বা গুণগত মান বৃদ্ধি নহয়। সাব প্ৰয়োগ কৰিলে উৎপাদন বৃদ্ধি হয় কেৱল সেই শস্য কালৰ সময় ছোৱাতহে। বাসায়নিক সাব প্ৰয়োগ কৰিলে বহুভাগ পানীত নষ্ট হোৱাৰ ভয় থাকে, পচন সাব প্ৰয়োগ কৰিলে উটি ঘোৱা বা ধুই নিয়াৰ সেই ভয় নাথাকে। গতিকে, প্ৰয়োগৰ পৰা হোৱা ফল বহু সময় ব্যাপী থাকে। বাসায়নিক সাব দি কৰা শস্যই সহজে পোক-পতংগ আকৰ্ষণ কৰে কাৰণ এনে শস্যৰ সেউজীয়া অংশ বেছিকৈ থাকে আৰু বসাল হয়।

### **পচন সাব কেনেকৈ তৈয়াৰ কৰিব পাৰি?**

আপোনালোক বহুতেই হয়তো পচন সাব প্ৰস্তুত কৰি পাইছে। এই পুষ্টিকাখনে আপোনালোকৰ পদ্ধতি উন্নত কৰাত সহায়ক হ'ব। বহু সময়ত জৈরিক পদাৰ্থ বোৰ মাটিত দ'মাই বখা হয় আৰু ভালদৰে ইয়াৰ ব্যৱহাৰ নহয়। এনেদৰে দ'মাই বখা পদাৰ্থৰ পৰাও পচন সাব হ'ব কিন্তু পচিবলৈ বহুত সময় ল'ব আৰু গচৰ প্ৰয়োজনীয় খাদ্য বোৰ নষ্টও হয়। যদিহে অলপ সময় আৰু যন্ত্ৰ কৰি ভালদৰে জৈরিক পদাৰ্থ বোৰ পচন সাবৰ কাৰণে প্ৰস্তুত কৰি লোৱা হয় তেনে হ'লে ভাল ফল পোৱা যাব। এনেদৰে প্ৰস্তুত কৰা দ'ম বোৰৰ পৰা গচৰ খাদ্য বস্তু বোৰ কমকৈ নষ্ট হয়, গতিকে এনে পচন সাব ব্যৱহাৰ কৰিলে বহু খাদ্য গচক যোগান ধৰিব পাৰি। এনে পচন সাবৰ গাঁতত উৎপন্ন হোৱা তাপে বন-বাতৰ গুটি আৰু গচৰ বেমাৰৰ বীজাণু বোৰো বহুসময়ত নিষ্ক্ৰিয় কৰিব পাৰে।

## পচন সাবৰ গাঁতত কি কি দিব?

সাধাৰণতে সকলো ধৰণৰ জৈৱিক পদাৰ্থই পচন সাবৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। বিভিন্ন পদাৰ্থৰ বিভিন্ন সময়তহে সম্পূৰ্ণ কপে পচি যোৱাৰ ক্ষমতা থাকে আৰু প্ৰত্যেকে নিজৰ এক বিশেষ অৱস্থা পায়। উদাহৰণ স্বৰূপে, ফলমূল বোৰ পচি পিচল আৰু বিজলুৱা হয় আৰু মাকৈৰ গা-গছ বোৰ শুকান আৰু ধূলিময় হয়। গতিকে ভাল ফল পাৰলৈ কঠুৱা, বৃঢ়া অংশৰ লগত কোমল আৰু বসাল অংশ মিহলাব লাগে। এই কাৰণেই এনে কৰিব লাগে কাৰণ ভিন্ন জৈৱিক পদাৰ্থত বেলেগ বেলেগ অনুপাতত কাৰ্বন আৰু নাইট্রোজেন থাকে। সাধাৰণতে যি বিলাক কোমল আৰু সজীৱ পদাৰ্থ সোনকালে পচে সেইবিলাকত কম পৰিমাণে কাৰ্বন আৰু বেছি পৰিমাণত নাইট্রোজেন থাকে। কঠুৱা, শুকান আৰু মৰি থকা অংশবোৰত যেনে শুকান খেৰ লাহে লাহে পচে আৰু সৰহ পৰিমাণে কাৰ্বন আৰু কম নাইট্রোজেন থাকে। যদি অতি কম পৰিমাণে নাইট্রোজেন থকা পদাৰ্থ ব্যৱহাৰ কৰা হয় তেনেহ'লে পচন ক্ৰিয়া লাহে লাহে হ'ব আৰু যদি বেছিকে থাকে তেনেহ'লে গাঁতত এচিডৰ পৰিমাণ বৃদ্ধি পাৰ আৰু গোৱা নিৰ্গত হ'ব।

যদি পচন সাবৰ গাঁতৰ বাবে লাগতিয়াল পদাৰ্থ বোৰ পোৱা নাযায় তেনেহ'লে ওচৰ থকা প্ৰস্তুতকেন্দ্ৰ বা কৃষিজাত উদ্যোগৰ পেলনীয়া অংশ সংগ্ৰহ কৰা বন্ধু বোৰৰ পৰা নাৰিকলৰ বাকলি, বাদামৰ বাকলি, ফলমূলৰ বাকলি, কফি গুটিৰ বাকলি ইত্যাদিও ব্যৱহাৰ কৰিব পাৰিব। বাস্তাৱ কাষত পৰি থকা পেলনীয়া বন্ধুৰ পৰাও কেতিয়াৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াত দিয়া তালিকা খনত পচন সাবৰ গাঁতত ব্যৱহাৰ কৰিব পৰা বিভিন্ন পদাৰ্থ বোৰ উল্লেখ কৰা হৈছে।



উচ্চ মাত্ৰা থকা নাইট্রোজেন (শাক-পাচলী আৰু ফলমূলৰ অৱশিষ্ট অংশ)

আৰু উচ্চ মাত্ৰা থকা কাৰ্বন (খেৰ আৰু গুটিৰ বাকলি) যুক্ত সামগ্ৰী

## পচন সাবৰ গাঁতত ব্যৱহাৰ কৰিব পৰা বিভিন্ন পদাৰ্থৰ উদাহৰণ

পদাৰ্থ	প্ৰস্তুতি	টোকা	সাৱধানতা
ঘৰৰ পৰা			
ফল আৰু শাক-পাচলীৰ বাকলি		সোনকলে পচে	
খাঠ খৰিব ছাই		উচ্চ পৰিমাণত পটেচিয়াম আৰু চূণ থাকে	খুউব কম পৰিমানত ব্যৱহাৰ কৰক
কগজ আৰু ডাঠ কগজ	ফলি লওক বা টুকুৰা টুকুৰ কৰি লওক	লাহে লাহে পচে। তিতা বা সেমেকৰ পদাৰ্থৰ লগত মিহলি কৰি লওক	
চোতাল আৰু ঘৰ সৰা জাৰৰ জোথৰ		বিভিন্ন পৰিমানত আৰু ভিন্ন মানদণ্ডৰ হ'ব পাৰে।	

ବାଗାନର ପରା			
ଶସ୍ୟର ଅରଶିକ୍ତ ଅଂଶ (ଚପୋରାର ପାଚତ ଥାକି ଯୋରା ଅଂଶ)	କଠୁରା ଅଂଶ ଟୁକୁରା ଟୁକୁର କବି ଲୋକ । ଯଦିହେ ଶୁକାନ, ବୀରହର କବାର ଆଗତେ ଭାଲଦରେ ତିଯାଇ ଲୋକ	ଯଦି ପଦାର୍ଥଟୋ ଟାନ ତେନେହ'ଲେ ଲାହେ ଲାହେହେ ପଚିବା	ଯଦି ବନମରା ଓସଥ ମରା ହୈଛିଲ ତେନେହ'ଲେ ତେନେ ପଦାର୍ଥ ବୀରହର ନକବିବ
ଶୁକାନ ପାତ	ଯଦି ଶୁକାନ ତେନେହ'ଲେ ଓପରତ ଉଲ୍ଲେଖ କବାର ଦରେ ବୀରହର କବକ		
ପଚନ ସାବର ଗାଁତର ବାବେ ଗଜାଇ ଲୋରା ଶସ୍ୟ	ଯଦି ଡାଙ୍ଗର ହୟ ତେନେହ'ଲେ ଟୁକୁରା ଟୁକୁର କବି ଲୋକ	ମାହଜାତିୟ ଶସ୍ୟ ସାଧାରଣତେ ଅନୁମୋଦନ କବା ହୟ ।	
ଅପତ୍ତଣ	ଯଦି ଡାଙ୍ଗର ହୟ ତେନେହ'ଲେ ଟୁକୁରା ଟୁକୁର କବି ଲୋକ		ବହୁ ବୀରୀୟ ଅପତ୍ତଣର ଗଛ ହ'ଲେ ଶିପା ଆବୁ ଏକବୀରୀୟ ଗଛ ହ'ଲେ ଗୁଡ଼ି ବୋର ବୀରହର ନକବିବ

ପଦାର୍ଥ	ପ୍ରକ୍ରିୟା	ଟୌର୍କ	ସାରଥନତା
ଆନ ଉଂସ			
ସାବ		ଜରବୀ ନହ୍ୟ କିଷ୍ଟ ଖାଦ୍ୟର ଉତ୍କୃତ ଉଂସ	
ମୂତ୍ର (ଜୀର- ଜନ୍ମ ଆବୁ ମାନୁହ୍ର)	ସଂଗ୍ରହ କରାତୋ କଠିନ । କିଷ୍ଟ, ଜୀର - ଜନ୍ମକ ଥାକିର ଦିଯା ଠାଇର ପରା ସଂଗ୍ରହ କବିବ ପାରି	ଦ'ମର ଓପରତ ଚଟିଯାଇ ଦିଯକା ପଚନ କ୍ରିୟା ତ୍ଵରିତ କବିବ	କମ ପରିମାନେ ବୀରହର କବିବ
ମାଟି	ଶସ୍ୟର ଖେତି କବା ଠାଇର ପରା ୧୦ ଚେମି: ଲୈକେ ବୀରହର କବିବ	ଜରବୀ ନହ୍ୟ କିଷ୍ଟ ଚଟିଯାଇ ଦିଲେ ଦ'ମର ପରା ନାଇଟ୍ରୋଜେନ ନଷ୍ଟ ହେରାତୋ କମାବ ପାରି । ପଚନ ସାବର ଦ'ମଟୋ ଢାକିବର ବାବେଓ ବୀରହର କବିବ ପାରି	
ସାଗରୀୟ ଅପତ୍ତଣ	ଯଦି ବୈଚିକୈ ବୀରହର କବା ହୟ ତେନେହ'ଲେ ପ୍ରଥମେ ଲେବେଲାଇ ଲ'ବ ଲାଗେ । ସଦାୟ ଶୁକାନ ବନ୍ଦର ଲଗତ ମିଳାଇ ଲ'ବ ଲାଗେ ।	ସଥେଷ୍ଟ ପରିମାନତ ସୂକ୍ଷ୍ମ ମୌଳ ଥାକେ	



## পচন সাবৰ পদাৰ্থ সমূহৰ সুলভতা

ওপৰত উল্লেখ কৰা তালিকাত কিছুমান পদাৰ্থ যেনে, মাটি বা শস্যৰ অৱশিষ্ট অংশ ইত্যাদি পচন সাবৰ গাঁত বনোৱাৰ দিনা খনো সংগ্ৰহ কৰিব পাৰি। কিছুমান বস্তু যেনে, পাকঘৰৰ পেলনীয়া বস্তু নিয়মীত ৰাগে সংগ্ৰহ কৰিব পাৰি। যদিহে দ'ম টো একেৰোৰতে বনাব খোজা যায় তেনেহ'লে এইসমূহ বস্তু আগতীয়াকৈ সংগ্ৰহ কৰি থোৱাতো প্ৰয়োজনীয়। এইবিলাক শুকান আৰু ঠাণ্ডা ঠাইত ঢাকি বাখিৰ লাগে যাতে বেচিকৈ বায় নোসোমায়। কলৰ পাত বা খেৰ দি ঢাকিবলৈ সুবিধাজনক। এনেদেৰে বাখিলৈ চাৰ লাগে যাতে পচন সাবৰ দ'মত থোৱাৰ আগেয়ে বস্তুৰোৰ পৰা পানী ওলাই নষ্ট নহয়।

পচন সাবৰ গাঁতটো বস্তুৰ সুলভতাৰ ওপৰত নিৰ্ভৰ কৰি ক্ৰম অনুসৰিও বনাব পাৰি। কিন্তু পচন ক্ৰিয়া লাহে লাহে হ'ব আৰু বছত সময় ল'ব।

## কি বস্তু পচন সাবৰ গাঁতত দিৰ নালাগে?

- কিছুমান বস্তু যেনে গছৰ তেনেকুৱা অংশ য'ত অলপ দিনৰ আগতে বনমৰা ঔষধ বা কীটনাশক ঔষধ দিয়া হৈছে।
- মাংসৰ টুকুৰা কাৰণ এই বিলাকে এন্দুৰ বা আন কীট আকৰ্য্য কৰে।
- বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা গছ-গছনিৰ অংশ।
- গছৰ জোঙা বা কাঁইটীয়া অংশ।
- বছৰবৰ্ষীয় অপত্তন। এইবিলাক মাৰি ব'দত শুকাৰ দিৰ লাগে বা পুৰি পেলাৰ লাগে যাতে ইহাতে বিস্তাৰ কৰিব নোৱাৰে। শুকান বস্তুৰোৰ বা ছাই বোৰ পিছত গাঁতত ব্যৱহাৰ কৰিব পাৰি।
- অজৈৱিক পদাৰ্থৰোৰ যেনে, প্লাষ্টিক বা ধাতু।

## ক'ত দ'মাৰ?

পচন সাবৰ দ'মটো ক'ত কৰিব এই কথাতো তিনিটা কাৰণৰ ওপৰত নিৰ্ভৰ কৰে


## পৰিবহন

পচন সাবৰ দ'মটো এনে ঠাইত হ'ব লাগে য'ত সংগ্ৰহ কৰা বস্তুৰোৰ কঢ়িয়াই নিবলৈ সুবিধা হ্য আৰু প্ৰস্তুত কৰা পচন সাবৰোৰ পথাৰলৈ বা বাগিচালৈ নিবলৈ সুবিধা জনক হ্য।

## পানী

পচন সাবৰ দ'মটোৰ বাবে ছাঁ-পৰা,  
ওপৰত ছালি থকা ঠাই হ'ব লাগে  
যাতে পানীৰোৰ বাস্পীভূত হৈ  
নাযায়। উদাহৰণ স্বৰূপে গছৰ তল।

যদি আপুনি বেচিকৈ সুৰক্ষিত কৰিব  
বিচাৰে তেনেহ'লে চাৰিওফালে বেৰা  
দিবও পাৰে কিন্তু শ্ৰমিকৰ অভাৱ হ'লে  
জৰুৰী নহয়।



### **পানী**

দ'ম'র ওপৰত পানী প্ৰয়োগ কৰিব লগা হয় সেই কাৰণে পানীৰ উৎস ওচৰত হ'লে ভাল। যদি নহয় তেনেহ'লে পানীৰ পাত্ৰ বাখিব লাগে।

### **অনিষ্ট কৰিব পৰা পোক-পতংগ বা জীৱ-জন্ম**

কীট-পতংগ বা জীৱ-জন্ম যেনে এন্দুৰ, সাপ বা উই, মাখি বা ম'হ আদি পচন সাৰ'ব দ'ম'র প্ৰতি আকৰ্ষিত হোৱাৰ সন্তাৱনা নুই ৰ'বিব নোৱাৰিব। গতিকে, ঘৰ'ব নিচেই ওচৰতে এনে দ'ম' বোৰ কৰিব নালাগে।

## **পচন সাৰ'ব গাঁত বনোৱাৰ আগতে চিঞ্চা কৰিব লগীয়া আন কথা সমূহ**


### **আকাৰ**

এটা আদৰ্শ দ'ম'ৰ আকাৰ ২মি: বহল ১.৫ মি: ওখ হ'ব লাগে। যদিহে বেছি ডাঙ'ৰ হয় তেনেহ'লে বাযু চলাচল কৰাত অসুবিধা হয়। দ'ম' বোৰ ১মি: X ১মি: তকৈ সক হ'ব নালাগে। প্ৰয়োজন অনুসৰি দৈৰ্ঘ্য'ৰ পৰিৱৰ্তন কৰিব পাৰি। যদিহে যথেষ্ট সংখ্যক উপাদান সংগ্ৰহ কৰাত অসুবিধা হয় তেনেহ'লে কেইবাজনো ব্যক্তি লগ লাগি এটা দ'ম' বনাৰ পাৰে।

### **পানী**

যদি সেই ঠাইত পানীৰ অভাৱ হৈছে, তেনেহ'লে জলসিঞ্চনৰ বাবেহে পানী ব্যৱহাৰ কৰা উচিত। যিকি নহওক পচন সাৰ' মাটিত প্ৰয়োগ কৰিলে মাটিৰ পানী ধৰি বখা ক্ষমতা বৃদ্ধি পায় আৰু মাটিৰ প্ৰয়োজন হোৱা পানীৰ পৰিমাণ হ্ৰাস কৰে।

যদি পানীৰ অভাৱ আছে তেনেহ'লে গাঁত খান্দি পচন সাৰ' প্ৰস্তুত কৰা উচিত। এই পদ্ধতি শুকান ঠাইত কৰিব লাগে কাৰণ তেতিয়া কম পানী লাগে আৰু আন পচন সাৰ'ব দ'ম'ৰ দৰেই পুৰোৱা হয়। কিন্তু, বেছি বৰষুণ হোৱা ঠাই বা মাটিত থকা পানীৰ পৰিমাণ বেছি হ'লে গাঁত বোৰ জোকি যোৱাৰ ভয় আছে।



### **শ্ৰমিক**

যিহেতু পচন সাৰ'ব উপাদান সমূহ মাজে মাজে লুটিয়াই থাকিব লাগে গতিকে, এনে সময়ত কৰিব লাগে যাতে আন কৃষি কাৰ্য্যত প্ৰয়োজন শ্ৰমিকৰ সংখ্যা কম লাগে।

## কেনেকৈ পচন সাবৰ গাঁত তৈয়াৰ কৰিব?

১) ৩০ চে:মি: ওখ আৰু ২ মিটাৰ বহল কৈ গছ- গছনিৰ টান অংশৰে ভৰাই লওক। কাৰণ এনে কৰিলে বাযু চলাচল কৰাত সুবিধা হয়।

২) সোন কালে নপচা উপাদানৰ (যেনে, গোমধানৰ টুকুৰা) ১০ চে:মি: ব এটা তৰপ দিয়ক।

৩) ১০ চে:মি: সহজে পঁচি যোৱা উপাদানৰ তৰপ দিয়ক।  
(যেনে- ফল-মূল শাক-পাচলিৰ পেলনীয়া অংশ)


৪) গোৰৰ বা আগৰ পচন সাব ইত্যাদিৰ ২ চে:মি: এটা তৰপ দিয়ক।

৫) মাটিৰ এটা তৰপ দিয়ক।

৬) ছাই আৰু গৰুৰ মূত পাতলকৈ ছটিয়াই দিয়ক যাতে পচিবলৈ ধৰা পক্ষিয়াটো খৰতকীয়া হয়।

৭) গোটেই চিপটোত পানী ঢালক।

৮) ১-১.৫ মিটাৰ উচ্চতা হোৱালৈকে এইদৰে এই কাৰ্য্যটো পুনৰাবৃত্তি কৰক (গছ-গছনিৰ টান অংশটো বাদ দি)।



সম্পূৰ্ণ হোৱাৰ পিচত কলপাত, ঘাঁহ বা খেৰ ইত্যাদিৰে চিপটো ঢাকি থ'ব লাগে চিপৰ পৰা জীপ ওলাই নাযায় আৰু বৰষুণত তিতি সৰহ ভাগ গছৰ বাবে প্ৰযোজনীয় খাদ্য নষ্ট নহয়। এই বাবে ওপৰত ঢাকি বখাৰ ব্যৱস্থা কৰা দৰকাৰ। মাটিৰ পুলেপ দিও পচন সাবৰ চিপ ঢাকি বাখিব পাৰিব।



প্ৰতিটো স্তৰ এনেদৰে দিৰ লাগে যাতে চিপ টো পৰি নাযায়। শুকান ঠাইৰ বাদে চিপৰ চাৰিওফালে তাঁৰৰ বেৰা বা কাঠৰ বেৰা ব্যৱহাৰ কৰিব পাৰি কাৰণ, নহ'লে পানী শুকাই যোৱাৰ ভয় থাকে। বাঁহৰ মাৰিত ফুটা বনাই চিপৰ দীঘে পথালিয়ে দিলেও বাযু চলাচলত সুবিধা হয়।

## পচন ক্ৰিয়াত সহায় কৰা জীৱাণু


পচন ক্ৰিয়াত ব্যৱহাৰ হোৱা সৰহ সংখ্যক জীৱাণু আমি চকুৰে মণিব নোৱাৰো। এইবিলাক জীয়াই থাকিবৰ বাবে পানী, বাযু, আৰু জৈৱিক পদাৰ্থৰ প্ৰযোজন। এই জীৱাণু বোৰে জৈৱিক পদাৰ্থ বোৰৰ পৰা আহাৰ আহৰণ কৰে আৰু কাৰ্বন-ডাই-অক্সাইড, পানী আৰু তাপ উৎপন্ন কৰে।

পচন ক্ৰিয়াত তিনিটা গুৰুত্ব পূৰ্ণ পৰ্যায় আছে


- তাপ উৎপন্ন হোৱা পৰ্যায়
- শীতলী কৰণ পৰ্যায়
- সম্পূৰ্ণ হোৱা পৰ্যায়

তাপ উৎপন্ন হোরা পর্যায়ত টিপৰ মধ্যভাগত আটাইতকৈ বেছি তাপ উৎপন্ন হয়। ফলত পচন সাবৰ বাবে ব্যৱহাৰ কৰা জৈৱিক পদাৰ্থ বোৰত থকা বেমাৰ বা বনবাতৰ গুটিৰোৰ নিৰ্মূল কৰাত সহায়ক হয়।

দ্বিতীয়তে, টিপৰ শীতলিকৰণ  
পর্যায়ত ভেঁকুৰ বোৰে আঁহ থকা  
পদাৰ্থবোৰ ভাণ্ডি যোৱাত সহায়  
কৰে।



শেষ পর্যায়ত ক্ষুদ্ৰ জীৱবোৰ যেনে, উই বা কেঁচুৱে পদাৰ্থ বোৰ ভাণ্ডি যোৱাত আৰু সান মিহলি কৰা আদি গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰাত সহায় কৰে। ঠাণ্ডা জলবায়ুতকৈ গৰম জলবায়ুত এই জীৱাণু বোৰ বেছি সক্ৰিয় আৰু পচন ক্ৰিয়া সোনকালে সম্পন্ন হয়। পচন ক্ৰিয়াৰ হাৰ, ব্যৱহাৰ কৰা পদাৰ্থবোৰ আৰু মাটিৰ আন্তিকতাৰ ওপৰতো নিৰ্ভৰ কৰে।



## পচন সাবৰ টিপত দৰকাৰী কেইটামান কথা

### বায়ু

পচন সাবৰ টিপত থকা জীৱাণুবোৰক জীয়াই থাকিবৰ বাবে অক্সিজেনৰ প্ৰয়োজন। জীৱাণুবোৰৰ পচন ক্ৰিয়াত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড খিনি বায়ুৰ সহায়ত বাহিৰলৈ ওলিয়াই পঠিওৱাৰ প্ৰয়োজন। যদি যথেষ্ট পৰিমাণৰ বায়ু নাথাকে তেনেহ'লে অদৰকাৰী জীৱাণু উৎপত্তি হৈ টিপত দুৰ্গন্ধ হোৱাৰ ভয় থাকে। আনকি পচন ক্ৰিয়াৰ হাৰ হ্রাস পায়।

### পানী

যদি টিপত পানীৰ পৰিমাণ কমি যায় তেনেহ'লে পচন ক্ৰিয়াৰ হাৰ হ্রাস পায়। অন্যহাতে যদি পচন সাবৰ টিপ বেছি জেকি থাকে, তেনেহ'লে বায়ুৰ পৰিমাণ কমি যোৱাৰ লগতে পচন ক্ৰিয়াত সহায় কৰা জীৱাণু বোৰো মৰি যায়। ফলত টিপৰ বস্তুবোৰ গেলিবলৈ আৰস্ত কৰে। টিপত দৰকাৰ হোৱা পানীৰ পৰিমাণ নিৰ্ণয় কৰিবলৈ অভিজ্ঞতাৰ প্ৰয়োজন।

### তাপ

পচন ক্ৰিয়া আৰস্ত হোৱাৰ লগে লগে এটা টিপৰ পৰা যথেষ্ট পৰিমাণৰ তাপ উৎপন্ন হয়। যদি টিপটো বৰ বেছি গৰম হয় তেনেহ'লে জীৱাণুবোৰ টিপৰ পৰা ওলাই যাৰ পাৰে ফলত পচন ক্ৰিয়া ধীৰ হয়। গতিকে যেতিয়া তাপ কমে, তেতিয়াহে জীৱাণুবোৰ টিপলৈ ঘূৰি আহিব পাৰে।

## পচন সাবৰ টিপৰ যতন

পচন সাবৰ টিপটো বনোৱাৰ পাচত ভালদৰে যতন ল'ব লাগে। পচন সাবৰ টিপটো সম্পূৰ্ণ হোৱালৈকে পানী লুটিয়াই থকা, তাপ নিয়ন্ত্ৰণ কৰা ইত্যাদিৰ কথা বোৰ নিয়মীয়াকৈ কৰা উচিত।

### পানী

শুকান বতৰত পচন সাবৰ গাঁত সপ্তাহত দুৰাব পানী দিব লাগে। টিপত জীপ আছেনে নাই চাৰৰ বাবে অলপ খেৰ টিপৰ মাজত হৈ ৫ মিনিটৰ পাচত চালে সেমেকা ভাৰ থাকিলে গম পোৱা যাব যে জীপ আছে নহ'লে পানী দিয়া দৰকাৰ।

টিপৰ পৰা পানী যাতে ওলাই যাব নোৱাৰে বা টিপত ঢালি দিয়া পানী যাত ভাপ হৈ নাযায় তাৰ বাবে কিছুমান ব্যৱস্থা আছে

- ঘাঁই বা কলপাতেৰে ঢাকিব লাগে
- টিপটো মাটিৰে ঢাকি দিব লাগে
- টিপটো লুটিয়াৰ নালাগে (টিপ লুটিয়াৰ নিয়ম তলত দিয়া হৈছে)

যদিহে টিপটো বেছিকৈ জেকি যায় তেনেহ'লে এই টিপটো মুকলি কৰি বাখিব লাগে আৰু শুকান জৈরিক পদাৰ্থৰ লগত মিহলাই টিপত পুনৰ দিয়াৰ আগতে ব'দত শুকাই ল'ব লাগে।



যদি টিপৰ পানী শুকাই যোৱা যেন গম পোৱা যায় তেতিয়া পানী ঢালিব লাগে

## টিপ লুটিওৱাৰ নিয়ম

টিপ বনোৱাৰ ৩ সপ্তাহৰ পিছত, টিপৰ আকাৰ ঘথেষ্ট সৰু হয়। টিপটোৰ বস্ত্ৰোৰ লুটিয়াই দিলে অক্সিজেনৰ যোগান বৃদ্ধি পায় আৰু টিপৰ বহিভাগত থকা জৈরিক পদাৰ্থ বোৰ যতে ভালদৰে পচিবলৈ পায়। টিপটো লুটিয়াৰ বাবে মাজত ভাঙি লব লাগে আৰু বস্ত্ৰোৰ ভালদৰে মিহলাই পুনৰ টিপটো বনাৰ লাগে। টিপৰ বহিভাগত থকা বস্ত্ৰোৰ টিপৰ মধ্যভাগত দিব লাগে। বনোৱাৰ ২-৩ সপ্তাহৰ টিপটোৰ যদি জীপ নাথাকে তেনেহ'লে পানী ঢালিব লাগে আৰু যদিহে বেছি জেকি থাকে তেনেহ'লে শুকান জৈরিক পদাৰ্থ মিহলাৰ লাগে। টিপ পাচত প্ৰথম বাৰৰ বাবে লুটিয়াৰ লাগে আৰু ইয়াৰ ৩ সপ্তাহৰ পাচত দ্বিতীয় বাৰৰ বাবে লুটিয়াৰ লাগে।



প্রতিবাব লুটিওরার পাচত টিপৰ তাপ আৰু জিপ পৰীক্ষা কৰি চাৰ লাগে। ঠাল-ঠেঙলিবোৰ বা ডাঙৰ ডাল বোৰ বাদে আন বস্তুবোৰ সম্পূৰ্ণ পচি ৰোৱালৈকে তৃতীয় বাবৰ বাবে লুটিওৱাৰ প্ৰয়োজন হ'ব পাৰে।

এবাৰো নুলুটিয়াকৈয়ো পচন সাৰ প্ৰস্তুত কৰিব পাৰি কিন্তু টিপৰ বহিভাগত থকা বস্তু বোৰ সম্পূৰ্ণকৈ নপৰিবও পাৰে। যদিহে বেমাৰৰ দ্বাৰা আক্ৰান্ত গছ-গছনিৰ অংশ বা অপত্তি ব্যৱহাৰ কৰা হয় তেনেহ'লে সেইবোৰ সম্পূৰ্ণকৈ পচি নাযায়। এনেকুৱা অংশবোৰ বাচি লৈ পুনৰ নতুন পচন সাৰৰ টিপত ব্যৱহাৰ কৰিব পাৰি।

যদিও লুটিওৱা কামটো আৱশ্যক নহয় তথাপিও এনে কৰিলে ভাল পচন সাৰ উৎপাদন কৰিব পাৰি।

## তাপ

টিপৰ তাপ পৰীক্ষা কৰিবলৈ হ'লে চিত্ৰত দেখুওৱাৰ দৰে জোঙা মাৰি এডাল টিপ বনোৱাৰ ১০ দিনৰ পাচত টিপত ভৰাই দিব লাগে। কেইদিনমানৰ পিছত যেতিয়া মাৰি ডাল টিপৰ পৰা ওলিয়াই অনা হয় তেতিয়া চুৰ পৰাকৈ অলপ গৰম অনুভৱ কৰিলে জানিব পাৰি যে পচন ক্ৰিয়া আৰস্ত হৈছে। নহ'লে পচন ক্ৰিয়া আৰস্ত নাই হোৱা বুলি গম পোৱা যাব। এই ক্ষেত্ৰত বেছি বাযু বা পানীৰ দৰকাৰ হ'ব পাৰে নাইৱা আৰু কিছুদিন টিপটো খৈ দিয়াৰ প্ৰয়োজন হ'ব পাৰে। যদি টিপটো অতি বেছি গৰম হয়, তেনেহ'লে জীৱাণুবোৰ মৰি ঘোৱাৰ ভয় থাকে গতিকে বাযু চলাচলৰ পৰিমাণ বৃদ্ধি কৰি দিয়া উচিত। এই ধৰণেৰে সময়ে সময়ে তাপৰ পৰিমাণ নিৰিক্ষণ কৰা দৰকাৰ।

## চপাৰ পৰা সময়

যেতিয়া পচন ক্ৰিয়া বৰ্ধ হয় তেতিয়া উভাপ নাইকীয়া হয় আৰু ইয়াক কিছুদিন বাখি খৈ চপাৰ পৰা যায়। যেতিয়া অধিক সংখ্যক পদাৰ্থ পচি যায় আৰু চিন মনিব নোৱাৰা হয় তেতিয়াই ইয়াক চপাৰ পাৰি। এই সময়তো টিপটো বৰষুণ বা ব'দৰ পৰা ঢাকি বাখিৰ লাগে। টিপটোত জীপ থকা দৰকাৰ কিন্তু জেকি থাকিব নালাগে। যদি পচন সাৰ বোৰ বেছি দিন সাঁচি থোৱা হয় তেনেহ'লে কিছু পৰিমাণে সাকৱা গুণ নষ্ট হোৱাৰ ভয় থাকে। তদুপৰি এই বিলাক অপকাৰী পোক কিছুমানৰ বাসস্থানলৈ পৰিৱৰ্তন হ'ব পাৰে।

## পচন সাৰৰ ব্যৱহাৰ

পচন সাৰৰ মূল ব্যৱহাৰ হ'ল শস্যৰ উৎপাদন  
বৃদ্ধি কৰা আৰু নিয়মীয়া কৰা কৰণ পচন সাৰ  
প্ৰয়োগ কৰিলে মাটিৰ গুণাগুণ বৃদ্ধি হৈৱাৰ  
ওপৰিবও মাটিৰ পানী আৰু গছৰ আৱশ্যকীয়  
খাদ্য ধৰি বখা গুণো বৃদ্ধি হয়। মাটিত পচন  
সাৰ প্ৰয়োগ কৰি খননীয়াও ৰোধ কৰিব পাৰি।

পচন সাৰ সাধাৰণতে ঘৰৰ শাক-পাচলীৰ  
বাগানত ব্যৱহাৰ কৰিব পাৰি। গুটি  
সিঁচিবৰ বাবে কঠিয়াতলীৰ মাটি প্ৰস্তুত  
কৰোঁতে, ১০ চে:মি: দলৈকে পচন সাৰ  
প্ৰয়োগ কৰি ভালদৰে মিহলাৰ লাগে।



ৱেনো খণ্ডৰ সাৰ প্ৰয়োগ নকৰা আৰু পচন সাৰ প্ৰয়োগ কৰা শস্যক্ষেত্ৰ

ইয়াতকৈ বেছি দ কৰিব নালাগে কাৰণ গছৰ শিপাই পচন সাৰৰ পৰা খাদ্য ভাগ ল'ব নোৱাৰে। কম  
পৰিমাণৰ পচন সাৰ হ'লে পুলি বা গুটি দিয়াৰ খোলত দি লোৱা উচিত। শুকান ঠাইত হ'লে গাঁত কৰি

ল'ব পাবি বা আৰু অলপ দকৈ শাৰী বনাই পানী জমা কৰিব পাৰি। মাটিত পানীৰ জীপ থৰি বাখিৰ বাবে মালচিং (mulching) হিচাপেও পচন সাৰ, শস্যৰ মাজত বা শস্যৰ চাৰিওফালে ব্যৱহাৰ কৰিব পাৰি। পচন সাৰৰ বাবে ব্যৱহৃত ভালদৰে পচি নোয়োৱা পদাৰ্থৰেৰ এই ৰূমৰ বাবে ব্যৱহাৰ কৰিব পাৰি। এইবোৰ মাটিত লাহে লাহে পচিব ধৰে আৰু মাটিত থকা আন জীৱ-জন্মৰোৰেও এইবোৰ মাটিৰ ভিতৰলৈ নি পচিবলৈ ধৰা ৰ্ক্যাত সহায় কৰে। পচন সাৰ মালচিং ব বাবে ব্যৱহাৰ কৰিলে প্ৰয়োগ কৰাৰ পিছত ইয়াৰ ওপৰত পাতলীয়াটকে খেৰেৰে ঢাকি দিব লাগে যাতে প্ৰত্যক্ষ ভাৱে সূৰ্যৰ বশি পৰি গছৰ প্ৰয়োজনীয় খাদ্যসমূহ নষ্ট নহয়।

মাটিৰ লগতো মিহলি কৰি ডাঙৰ গছৰ পুলি লগোৱা ৰামতো বৰাহৰ কৰিব পাৰি ইয়াৰ ওপৰিও মাছৰ খাদ্য হিচাপেও বৰাহৰ কৰিব পাৰি।



গছৰ চাৰিওফালে পচন সাৰ চটিয়াই দিলে অপত্তি বোৰ বাঢ়ি অহাত বাধা দিয়াৰ ওপৰিও  
মাটিৰ গুণা গুণো বৃদ্ধি পায়।

এই পুস্তিকা খনৰ অনুবাদ, সম্পাদনা আৰু প্ৰকাশন

#### ফাৰটাইল গ্রাউণ্ড:

ইঝট/উৱেষ্ট চাচটেইনেবিলিটি নেটওৰ্ক,  
ভেনকভাৰ আইলেণ্ড, বিট্টিচ কলম্বিয়া, কানাড়া  
fertile\_ground2003@yahoo.com

#### আৰু

হাদ্যংগম,  
মাঘেৰিটা চাচটেইনেবল এগ্রিকালচাৰেল ফৰাম,  
মাঘেৰিটা, অসম, ভাৰত  
hridayangam@yahoo.com

ব এক যুটীয়া প্ৰকল্পৰ অধীনত সম্পন্ন হৈছে  
তলত উল্লেখিত অনুস্থান সমূহৰ সহায়ৰ বাবে ফাৰটাইল গ্রাউণ্ড আৰু হাদ্যংগমৰ তৰফৰ পৰা ধন্যবাদ জনোৱা হ'ল  
কানাড়া ইণ্ডিয়া ভিলেজ এইড, ভেনকভাৰ, বি.চি. কানাড়া  
ওৰ্ল্ড কমিউনিটি ডেভেলপমেন্ট এডুকেশ্বন চাইটি, কৰ্টনি, বি.চি. কানাড়া  
বি.চি. এছছিয়েছন অৰ প্ৰফেছনেল এগ'লজিষ্ট, কানাড়া  
“শব্দলিপি” চফটৱেৰৰ বাবে টি. আই. ট্ৰেড, গোপীনাথ বৰদলৈ পথ, গুৱাহাটী, অসম

The original English version of this material was published by International Programme, HDRA, the organic organisation.

We are grateful for their permission to translate this material into Assamese.

Many more useful resource materials are available on their website: [www.hdra.org.uk](http://www.hdra.org.uk)  
Mailing address: HDRA, the organic organisation, Ryton Organic Gardens Coventry, CV8 3LG, U.K.

প্ৰথম সম্পাদনা - এপ্ৰিল, ২০০৮